



## সম্প্রসাৰণ শিক্ষা সংগ্ৰালকালয়

### অসম কৃষি বিশ্ববিদ্যালয়, খানাপারা, গুৱাহাটী-৭৮১০২২

## মীন আৰু পশুপালন দিহা (তৃতীয় সংখ্যা)



**“মীনক্ষেত্ৰৰ উন্নয়নেৰে অৰ্থনৈতিক বিপ্লবৰ সপোন : প্ৰধান মন্ত্ৰী মৎস্য সম্পদা যোজনা”**

ড° ৰঞ্জিতা বনিয়া

ড° অতুল বৰগোৱাহাই

সমগ্ৰ বিশ্ব লগতে ভাৰতকো ক'ভিড-১৯ এ স্থৰিব কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা প্ৰধান মন্ত্ৰী মৎস্য সম্পদা যোজনা (Pradhan Mantri Matshya Sampada Yojna), চমুকৈ পি. এম. এম. এচ. ৰাই য়ে মৎস্য ক্ষেত্ৰে আশাৰ বতৰা কঢ়িয়াই আনিছে। কেন্দ্ৰীয় চৰকাৰে এই অভিলাষী আঁচনিব দ্বাৰা মৎস্যক্ষেত্ৰৰ বহনীয় বিকাশৰ জৰিয়তে “নীল” বিপ্লবৰ সূচনা কৰাৰ প্ৰ্যাস কৰিছে। এই আঁচনিত মৎস্য উৎপাদনৰ লগতে উৎপাদকতা বৃদ্ধি, প্ৰযুক্তি বিদ্যা, আধুনিকীকৰণ, গুণগত মান আৰু আন্তঃগাঁথনি আদিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

**প্ৰধান মন্ত্ৰী মৎস্য সম্পদা যোজনা (পি. এম. এম. এচ ৰাই)ৰ উদ্দেশ্যসমূহ :**

- এক স্থায়ী, দায়িত্বশীল, অৰ্থভূক্তিমূলক ও ন্যায়সঙ্গত পদ্ধতিৰে মৎস্য সম্পদৰ সন্তোষজ্যতা বৃদ্ধি।
- মাটি আৰু পানীৰ সম্প্ৰসাৰণ, তীৰতা, বৈচিত্ৰমূখী আৰু উৎপাদনশীল ব্যৱহাৰৰ যোগেদি মীন উৎপাদন ও উৎপাদনশীলতা বৃদ্ধি কৰা।
- মাছচপোৱাৰ পৰবৰ্ত্তি সময়ৰ ব্যৱস্থাপনা, আধুনিকীকৰণ আৰু গুণগত মান উন্নীতকৰণ।
- মীন উৎপাদন আৰু মীন পালক সকলৰ আয় দুগুণ কৰা তথা কৰ্ম সংস্থাপন সৃষ্টি কৰাৰ লক্ষ্য।
- কৃষিকাৰ্যৰ জি. ভি. এ. আৰু মাছৰ বপ্তানী বঢ়োৱা।
- মৎস্যজীৱিৰ আৰু মীন পালক সকলৰ সামাজিক শাৰিবীক আৰু অৰ্থনৈতিক সুৰক্ষা দিয়া।
- মৎস্য ব্যৱস্থাপনা শক্তিশালী আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা কৰা।

**এই উদ্দেশ্যসমূহ আগত ৰাখি ভাৰত চৰকাৰে তলত উল্লেখিত লক্ষ্য সমূহ নিৰ্দ্বাৰণ কৰিছেঃ**

- মাছৰ উৎপাদন বছৰি গড়ে ৯ শতাংশলৈ বৃদ্ধি কৰা;
- মাছৰ বপ্তানিক্ষেত্ৰত ২০১৮-১৯ বৰ্ষত থকা ৪৬,৫৮৯.০০ টকাৰ পৰা ২০২৪-২৫ বৰ্ষত দুগুণ হৈ প্ৰায় ১,০০,০০০.০০ কোটি টকালৈ বৃদ্ধি কৰা।
- সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰতি হেক্টেকত মাছৰ উৎপাদন বৰ্তমানে থকা ৩ টনলৈ ৫ টনলৈ বৃদ্ধি কৰা।
- মাছচপোৱাৰ ক্ষেত্ৰত বৰ্তমানে থকা শতকৰা লোকচান ২০-২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা।
- ঘৰৱৰা মাছ ব্যৱহাৰৰ ক্ষেত্ৰত বৰ্তমানে থকা জনমূৰি ৫ কিল'গ্ৰামৰ পৰা প্ৰায় ১২ কিল'গ্ৰামলৈ বৃদ্ধি কৰা।

২০২০-২১ বৃত্তীয় বর্ষবর্পনা ২০২৪-২৫ বৃত্তীয় বর্ষলে চলিবলগীয়া এই পঞ্চবার্ষিক আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০,০৫০ কোটি টকাৰ পুঁজি নিৰ্দ্বাৰণ কৰিছে। ভাৰতৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ'বলগীয়া এই বৃহৎ আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৯৪০৭ কোটি, ৰাজ্য চৰকাৰ ৪৮৮০ কোটি আৰু উপভোক্তা সকল ৫৭৬৩ কোটি টকাৰ অংশীদাৰ হৈ থাকিব। এই ধনবাণি বৰ্তমানলৈকে ভাৰত চৰকাৰে বিনিয়োগ কৰা আটাইতকৈ বৃহৎ পৰিমাণ। এই যোজনাৰ জৰিয়তে মীন উৎপাদন ১৩.৭৫ মিলিয়ন মেট্ৰিকটনৰ (২০১৮-১৯)ৰ পৰা ২২ মিলিয়ন মেট্ৰিকটন (২০২৪-২৫) হোৱাৰ আশা কৰা হৈছে। যদিহে সকলো সুকলমে থাকে তেন্তে ভাৰত চৰকাৰে মীনপালকসকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনাত সফল হোৱাৰ লগতে ২০২৪-২৫ বৃত্তীয় বর্ষলৈকে ১ লাখ কোটি টকা বপ্তুনি আয়ৰ পূৰ্ণ সন্তোষনা আছে। এই বৃহৎ পৰিমাণৰ বিনিয়োগৰ দ্বাৰা মৎস্যখণ্টত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰায় ৫৫ লাখ জীৱিকাৰো সৃষ্টি হ'ব। মীনক্ষেত্ৰত আগবঢ়িৰ খোজা সকলৰ বাবে এয়া এক সুৰ্গ সুযোগ।

## ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ (NFDB) আৰু মীন ক্ষেত্ৰ বিকাশত ইয়াৰ ভূমিকা

শ্ৰী অসমীয় কুমাৰ বৰা

ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ (NFDB), ভাৰত চৰকাৰৰ মৎস্য, পশুপালন আৰু দুৰ্ঘ মন্ত্রালয়ৰ দ্বাৰা প্ৰশাসনীয় নিয়ন্ত্ৰণত পৰিচালিত এটি অনুষ্ঠান। ভাৰত চৰকাৰে ইং ২০০৬ চনত ইয়াক গঠন কৰে আৰু এই অনুষ্ঠান স্থাপনৰ পৰা বৰ্তমানলৈকে দেশত মৎস্য উৎপাদন বৃদ্ধি আৰু মৎস্য ক্ষেত্ৰৰ সকলো ধৰণৰ উন্নয়নৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন অংগ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত মীন বিভাগ তথা মীন ক্ষেত্ৰৰ ৰাজ্যিক ও সৰ্বভাৱতীয় বিভিন্ন অনুষ্ঠানৰ লগ লাগি সমৰ্থিত ভাৱে বিভিন্ন উন্নয়নমূলক কাৰ্য্যসূচী লৈ আহিছে।

### মীন উন্নয়ন পৰিষদে (NFDB) মনোনিৰেশ কৰা কৰ্মৰাজি:

- মৎস্যক্ষেত্ৰৰ বিকাশ, জলসংবৰ্ধন সম্প্ৰসাৰণ, মাছৰ উৎপাদন বৃদ্ধি, মাছবৰ্পনা উৎপাদিত অন্যান্য সামগ্ৰী প্ৰস্তুতকৰণ, মাছৰ মজুতকৰণ ও শিতলীকৰণ ভঁড়াল স্থাপন, মাছৰ পৰিবহন ও বিপণনৰ ব্যৱস্থা লোৱা।
- প্ৰাকৃতিক সম্পদ সুপৰিকল্পিত ও দীৰ্ঘম্যাদী পৰিকল্পনাৰে পৰিচালনা কৰি মৎস্য সম্পদ সংৰক্ষণ কৰা।
- মীন ক্ষেত্ৰ গৱেষণাৰ দ্বাৰা উন্নৰিত নিত্য নতুন সঁজুলি প্ৰয়োগ কৰি মাছৰ উৎপাদন বৃদ্ধি কৰা।
- মৎস্য ক্ষেত্ৰ সঠিক ও সুচাৰুভৱে পৰিচালনা ও ব্যৱহাৰৰ উপযোগী কৰিবলৈ আধুনিক আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা।
- মীন ক্ষেত্ৰৰ সকলো দিশ সামৰি মীন পালক প্ৰশিক্ষণ কাৰ্য্যসূচীত মহিলা চামিল কৰি মহিলা সবলীকৰণ কৰা আৰু আত্ম নিয়োজনৰ বাটু মুকলি কৰা।
- মাছৰ উৎপাদন বৃদ্ধিৰ যোগেন্দি খাদ্যসুৰক্ষা সমাধান কৰা ও পুষ্টিহীনতা নোহোৱা কৰা।
- দেশৰ অৰ্থনীতিৰ বিকাশত অৱদান আগবঢ়েৱাৰ উপৰিও স্বাস্থ্য, সংস্থাপন, বপ্তুনী ইত্যাদি বিভিন্ন দিশৰ উন্নয়ন সাধন কৰা।

ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ (NFDB)ৰ মুখ্য কাৰ্য্যালয় হৈছে হায়দৰাবাদ। ইয়াৰ উপৰিও ইয়াৰ এটা আঞ্চলিক কাৰ্য্যালয় গুৱাহাটীত আৰু আনটো ৰাষ্ট্ৰীয় মিঠা পানী প্ৰজননক্ষম মাছ পালন প্ৰতিষ্ঠান, উৰিয়া ভূৱেশ্বৰত অৱস্থিত।

### ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ বিভীয় সাহাৰ্যত বৰ্তমানে চলি থকা বিভিন্ন আঁচনি ও প্ৰকল্পসমূহঃ

- নেচনেল ফিচৰ্ড বেংকঃ এই অনুষ্ঠানটি ইং ২০১২ চনত উৰিয়া, ভূৱেশ্বৰ কৌশল্যগংগা নামে ঠাইত স্থাপন কৰে। ইয়াত বিভিন্ন উন্নত প্ৰজাতিৰ মাছ যেনে জয়ন্তী ৰো, উন্নত বাহু মাছৰ জাত, মিৰিকা, কুড়ি, মালি, চাৰেণা পুঁঠি, গ্ৰাহকাৰ্প, আমুৰ কাৰ্প, মিছামাছ, পেংবা ইত্যাদি মাছ বিভিন্ন উৎস যেনে প্ৰাকৃতিক নদ-নদী, জলাশয়ৰ পৰা সংগ্ৰহ কৰাৰ উপৰিও কেন্দ্ৰীয় মিঠাপানী জলসংবৰ্ধন সংস্থাৰ পৰা পোৱা জয়ন্তী ৰো, উন্নত বাহু মাছ ইত্যাদি আৰু কৰ্ণটকৰ বেংগালুৰুত অৱস্থিত আমুৰ ঝুঁড় বেংকৰ পৰা পোৱা আমুৰ কমন কাৰ্পৰ প্ৰজননক্ষম মাছবোৰ প্ৰতিপালন কৰি, উন্নত বীজ উৎপাদন কৰি মীন পালক, চৰকাৰী মীন পাম, ব্যক্তিগত হেটচাৰী আদিলৈ উন্নত মীন পোনা যোগানৰ ব্যৱস্থা লোৱা হৈছে। এই ব্যৱস্থাই সমগ্ৰ ভাৰতবৰ্ষক সামৰি লৈ মীন উৎপাদন বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে।
- জলজ প্ৰাণীৰ ৰোগ নিৰীক্ষণৰ ৰাষ্ট্ৰীয় প্ৰকল্পঃ মীনপালক সকলক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাছৰ বিভিন্ন ৰোগৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ প্ৰতিকাৰ আৰু নিৰাময় ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ, হায়দৰাবাদৰ

আর্থিক সাহার্যত তথা বাস্তীয় মৎস্য আনুবংশিক সংসাধন সংস্থা, লক্ষ্মৌর উদ্যোগত, সর্বভাবতীয় এই আঁচনিখন ভাবতবর্ষত মুঠ ১৬ খন বাজ্য তথা ২৪ খন প্রতিষ্ঠানৰ সহযোগত কার্য কৃপায়িত কৰি আহিছে। ইয়াৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তর্গত মীন মহাবিদ্যালয়, বহাৰ উদ্যোগত কেইবাখনো জিলাক সামৰি মাছৰ বিভিন্ন ৰোগৰ ওপৰত অধ্যয়ন, পৰ্যবেক্ষণ তথা প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে। ২০১৩-১৪ বৰ্ষৰ পৰা শুভাৰস্ত হোৱা এই আঁচনিখন বৰ্তমানলৈকে সফল ভাৰে ৰূপায়িত কৰি ৰখা হৈছে। এই আঁচনিৰ অধীনত মীন পালক সকলে মাছৰ বিভিন্ন ৰোগৰ বিষয়ে অৱগত হোৱাৰ লগতে ইয়াৰ উপযুক্ত প্ৰতিকাৰৰ ব্যৱস্থা কৰি মাছৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণ কৰা ও মৎস্য উৎপাদনৰ ক্ষয়-ক্ষতি বহু পৰিমাণে লাঘব কৰিব পাৰিব।

- মাছৰ ৰোগ চিনাত্তকৰণ ও স্বাস্থ্য ৰক্ষাৰ গৱেষণাগাব স্থাপন : এই আঁচনিখন বাস্তীয় মীন উন্নয়ন পৰিষদৰ বিভীয় সাহার্যত ভাবতবৰ্ষৰ বিভিন্ন অংগ বাজ্যত সফলভাৱে ৰূপায়ন কৰি থকা হৈছে। এই আঁচনিখন ২০১৭-১৮ বৰ্ষত শুভাৰস্ত হয় আৰু ২০১৯-২০ বৰ্ষলৈকে ইয়াৰ অনুমোদন বাস্তীয় মীন উন্নয়ন পৰিষদৰ সাহার্যত প্ৰচলন কৰা হয়। বৰ্তমান এই আঁচনিখন প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ জৰিয়তে ৰূপায়ন কৰা হৈছে। আমাৰ অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়ে প্ৰায় ১.১৫ কোটি ব্যয় সাপেক্ষে ৰাজ্যিক ভিত্তিত মাছৰ ৰোগ নিৰ্ণয় ও স্বাস্থ্য ৰক্ষাৰ পৰীক্ষাগাব স্থাপনৰ বাবে বাস্তীয় মীন উন্নয়ন পৰিষদৰ পৰা মুঠ টকা ৮০% বিভীয় সাহার্য লাভ কৰিছে। এই পৰীক্ষাগাবটোৰ স্থাপন পূৰ্ণ গতিত চলি আছে আৰু ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে মাছৰ ৰোগ নিৰূপণ ও স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখন সমগ্ৰ ৰাজ্যখনৰ মীনপালকৰ সুবিধা হোৱাকৈ কাৰ্য্যবিধী ৰূপায়ণ কৰিবলৈ সহায়ক হ'ব।
- প্ৰাকৃতিক জলাশয়, বিল আদিত সঁজা পদ্ধতি ও বাঁহৰ দপি ঘেৰে পদ্ধতিত মৎস্য পালন : অসম, বিহাৰ আদি ৰাজ্যত বিলৰ সংখ্যা অধিক। গতিকে, ইয়াত মীন উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বাস্তীয় মীন উন্নয়ন পৰিষদৰ বিভীয় সাহার্যত বিলত সঁজা পদ্ধতি ও বাঁহৰ দপি ঘেৰে পদ্ধতিত মীন পালন কৰি মাছৰ উৎপাদন বढ়াই বিলপৰীয়া মাছমৰীয়া লোকসকলৰ উপাৰ্জন বৃদ্ধিৰ প্ৰয়াস চলোৱা হৈছে। ঠিক সেইদৰে ওড়িছাত নদী বিলাকৰ কম গভীৰ এলেকাত নাইলনৰ তৈয়াৰী জালেৰে ঘেৰে পদ্ধতিত মাছ পালন কৰি মাছৰ উৎপাদন বढ়াই নৈ পৰীয়া লোকৰ মৎস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত প্ৰয়াস কৰা হৈছে। তাৰোপৰি গুজৰাট, মহাৰাষ্ট্ৰ ইত্যাদি ৰাজ্যত বিভিন্ন জলাশয়ত সঁজা পদ্ধতিত মাছ পালন কৰিবলৈ বিভীয় সাহার্য প্ৰদান কৰা হৈছে।
- উন্নত জাতৰ মীন পোনাৰ পালনৰ উপস্থাপন আঁচনি : এই আঁচনিখন ভাবতবৰ্ষৰ বিভিন্ন অংগৰাজ্যত বাস্তীয় মীন উন্নয়ন পৰিষদৰ অৰ্থ সাহার্যত কৃষি বিজ্ঞান কেন্দ্ৰবোৰ সহযোগত ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ দ্বাৰা আঁচনি কৃষি বিজ্ঞান কেন্দ্ৰবোৰে ৫ জনকৈ উদ্যমী মীন পালকক নিৰ্বাচন কৰি উন্নত প্ৰজাতিৰ মাছ যেনে জয়ন্তী ৰো, আমুৰ কমন কাৰ্প ইত্যাদিৰ বীজ, মাছৰ খাদ্য ইত্যাদি যোগান ও উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত মীন পালকসকলৰ মৎস্য উৎপাদন আৰু উপাৰ্জন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
- বায়ঝুক পদ্ধতি আৰু পুনঃচক্ৰীয় জল সংৰোধ পদ্ধতিৰে মীন পালন আঁচনি : ভাবতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উদ্যমী মীন পালক, নিবনুৱা যুৱক-যুৱতীৰ মাজত গঢ়ি উঠা জনপ্ৰিয়তা ও উক্ত উন্নত প্ৰযুক্তিৰ জৰিয়তে মীন উৎপাদন বৃদ্ধি হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বাস্তীয় মীন উন্নয়ন পৰিষদে দেশত পোন প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে বিভিন্ন ৰাজ্যত ক্ষুদ্ৰ বায়ঝুক পদ্ধতিৰ মীন পালন আঁচনিৰ শুভাৰস্ত কৰে। তাৰোপৰি, ক্ষুদ্ৰ পৰিসৰৰ পুনঃ চক্ৰীয় মীন পালন পদ্ধতিৰ আঁচনিখন দেশৰ বিভিন্ন ৰাজ্যত সফলভাৱে প্ৰণয়ন কৰা হয়। ইতিমধ্যে, ভাবত চৰকাৰৰ মৎস্য মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা ‘সু-নীল বিপ্লব’ নামৰ কেন্দ্ৰীয়ভাৱে ৰূপায়িত আঁচনিৰ দ্বাৰা ভাবতৰ বিভিন্ন ৰাজ্যত এই প্ৰযুক্তিৰ সফল প্ৰণয়ন কৰা হয়। উক্ত আঁচনিৰ দ্বাৰা অসম তথা উন্নৰ পূৰৱ আন আন ৰাজ্যতো মীন পালক সকলে এই আঁচনিখন আগ্ৰহৰে আদৰি লৈছে আৰু সফল ৰূপায়ণ কৰি মৎস্য উৎপাদন বढ়াবলৈ সক্ষম হৈছে। বৰ্তমানে ভাবত চৰকাৰৰ প্ৰৱৰ্তন কৰা “প্ৰধান মন্ত্ৰী মৎস্য সম্পদা আঁচনি”ৰ যোগেদিও বায়ঝুক ও পুনঃ চক্ৰীয় মীন পালন পদ্ধতিৰ মৎস্য উৎপাদন বढ়েৱাৰ প্ৰয়াস কৰা হৈছে।
- জলজ সম্পদ পৰীক্ষণ কেন্দ্ৰ : মীন পামৰ পানীৰ গুণাগুণ পৰীক্ষা ও যাৱতীয় বিজ্ঞানসম্মত দিহা পৰামৰ্শ আববঢ়াবৰ বাবে বাস্তীয় মীন উন্নয়ন পৰিষদৰ বিভীয় সাহার্যত ভাবতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই আঁচনি ৰূপায়ণ কৰা হৈছে। আমাৰ অসমতো ইতিমধ্যে দৰং, কামৰূপ, বৰপেটা, নলবাৰী আদি জিলাত বাস্তীয় মৎস্যজীৱিৰ সহকাৰী সংঘই চাৰিটা এনে কেন্দ্ৰ স্থাপন কৰি মীনপালক সকলক বিজ্ঞানসম্মত মীন পালনৰ বাবে যথেষ্ট সহায় আববঢ়াইছে।

- সমুদ্র পৃষ্ঠত সঁজা পদ্ধতিত মীন পালনঃ বাণ্ডীয় মীন উন্নয়ন পরিষদের বিভীয় সাহার্য্যত কেন্দ্রীয় সামুদ্রিক মৎস্য গরেষণা প্রতিষ্ঠান, কোচিন, কেবেলাই সাগৰ পৃষ্ঠৰ উপকুল বন্তী অঞ্চল সমূহত বৃত্তাকাৰ নেটযুক্ত সঁজা স্থাপন কৰি মাছমৰীয়া সকলক, কবিয়া, পম্পান, ভেটকি ইত্যাদি প্রজাতিৰ সামুদ্রিক মাছৰ জল সংৰক্ষণ কৰি মৎস্য উৎপাদন বঢ়াবলৈ বিশেষ উদ্গনি যোগাই আহিছে।

উক্ত আঁচনি সমূহৰ উপৰিও বাণ্ডীয় মীন উন্নয়ন পরিষদ, হায়দৰাবাদে উন্নত জাতৰ মীন পোনা উৎপাদনৰ বাবে প্রতিপালন পুখুৰী নিৰ্মাণ ও খাদ্য, বীজ, সাৰ আদি যোগান ধৰি উন্নত জাতৰ মাছ যেনে জয়ন্তী ৰৌ, উন্নত বাহু মাছ, আমুৰ কমন কাৰ্প ইত্যাদি মাছৰ আঙুলী দৈৰ্ঘ্যৰ পোনা উৎপাদনৰ বাবে মীনপালক সকলক যথেষ্ট সাহার্য্য আগবঢ়াইছে।

উল্লেখ্য যে মীন পামত আৰু সঁজা পদ্ধতিত মীন পালন কৰা ঠাইত সৌৰ শক্তিচালিত পোহৰৰ ব্যৱস্থা, অক্সিজেন গেছ যোগানৰ বাবে এৰেটৰ আদি যোগান ধৰি মীন পালক সকলৰ সাহার্য্য আগবঢ়াইছে।

আলংকাৰিক মাছৰ কৃত্ৰিম প্ৰজনন, পোনা উৎপাদন, প্রতিপালন আদি সকলো দিশ সামৰি আলংকাৰিক প্ৰজননক্ষম মাছৰ বৰ্কশণাগাৰ ও প্ৰজনন কেন্দ্ৰ স্থাপন কৰিছে। তাৰোপৰি ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ পৰিসৰৰ আলংকাৰিক মাছ প্রতিপালন, প্ৰজনন কেন্দ্ৰ স্থাপন কৰিছে। আমাৰ অসমত থলুৱা আলংকাৰিক মাছৰ সংৰক্ষণ, কৃত্ৰিম প্ৰজনন আৰু প্রতিপালন ও প্ৰশিক্ষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটি জিন বেংক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত এটি বৰ্দ্ধ বেংক স্থাপনৰ বাবে বিভীয় সাহার্য্য প্ৰদান কৰিছে।

মাছক সতেজ ভাৱে মজুত কৰি ৰাখিবলৈ শীতলীকৰণ ভড়াল, মাছৰ পৰিবহন, বিপণন মাছৰ পাইকাৰী ও খুচুৰা বজাৰ গৃহৰ নিৰ্মাণ, ভাম্যমান মাছ বিক্ৰী কেন্দ্ৰ নিৰ্মাণ, মাছ বিপণন বাহন ইত্যাদিৰে ব্যৱস্থা কৰি মীন পালক সকলক বিভীয় সাহার্য্য যোগান ধৰিছে আৰু আন্তঃগাঁঠনি নিৰ্মাণ উন্নত কৰিছে। বাণ্ডীয় মীন উন্নয়ন পৰিষদেৰ বিভীয় সাহার্য্যত অসমৰ বিভিন্ন জিলাত মাছৰ বজাৰ গৃহ নিৰ্মাণ কৰি উলিয়াইছে। তাৰোপৰি বিভিন্ন জিলাত ভাম্যমান মাছ বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ উপৰিও বিপণনৰ বাহন ক্ৰয় কৰি মীনপালক সকলক উপকৃত কৰিছে।

বৰ্তমানে বাণ্ডীয়ভাৱে চলি থকা ভাৰতবৰ্ষৰ বিভিন্ন মাছৰ বজাৰত মাছৰ বিভিন্ন প্ৰজাতিৰ দৈনিক পাইকাৰী ও খুচুৰা মূল্য নিৰূপণৰ বাবে “মাছৰ বজাৰ মূল্য তথা নিৰূপণ পদ্ধতি” শীৰ্ষক আঁচনিখন সফলভাৱে ৰূপায়ণ কৰি থকা হৈছে। অসম তথা উত্তৰ পূৰ্ব ভাৰতৰ আন আন ৰাজ্যতো ইয়াৰ কাম আৰম্ভ হৈছে।

অসমৰ মীনপালক সকলক উপযুক্ত প্ৰশিক্ষণ, কাৰিকৰী জ্ঞান বিকাশ ও অভিজ্ঞতাৰ বাবে মীন পালনৰ অঞ্চলী বাজ্য বা ঠাইলৈ পঠোৱাৰ উপৰিও কৰ্মশালা, সজাগতা শিৰিৰ ইত্যাদি আয়োজনৰ দাবা বিজ্ঞান সন্মত ও ব্যৱসায়ীক ভিত্তিত মীন পালনৰ বাবে বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰি থকা হৈছে।

সদৌ শেষত অসমক ভাৰতবৰ্ষৰ অঞ্চলী বাজ্য সমূহৰ সৈতে সমানে আগবাঢ়ি যাবলৈ অসমৰ যুৱশক্তিয়ে প্ৰাকৃতিক সম্পদৰাজি বিজ্ঞানসন্মত ও প্ৰণালীবন্ধভাৱে উপযুক্তভাৱে ব্যৱহাৰ কৰি বিভিন্ন আঁচনি সফল ৰূপায়ণ সম্ভৱ কৰি ধৈৰ্য্য আৰু একাথতাৰে আগবাঢ়িৰ পাৰিলৈ নিশ্চয় এদিন অসমে মৎস্য উৎপাদনত স্বারলম্বী হোৱাই নহয়, আন আন চুবুৰীয়া ৰাজ্যলৈ মাছ বৰ্ণনী কৰি আয় উপাৰ্জন কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে।

## মিছামাছৰ লগত কাৰ্প পালনত ল'বলগীয়া ব্যৱস্থাৱলী

ড° সঞ্জয় কুমাৰ শৰ্মা

- পুখুৰীটোৰ দুই তিনিটা স্থানত নাৰিকলৰ পাত দি ছাঁৰ ব্যৱস্থা কৰক। প্ৰয়োজন সাপেক্ষে খেৰো ব্যৱহাৰ কৰিব পাৰে।
- ছাঁ দিয়াৰ তলভাগত প্ৰায় ১০ ফুট  $\times$  ১০ ফুটৰ দুই তিনিখন প্লাষ্টিক দিয়াৰ ব্যৱস্থা কৰি তাত পেলেটেড খাদ্য দিয়াৰ ব্যৱস্থা কৰক।
- প্ৰথম মাহত দুবিঘা পানীকালিত নিতো সন্ধিয়া চাৰি স্থানত ১ কিঃ থামকৈ মিছা মাছৰ খাদ্য দিয়াৰ ব্যৱস্থা কৰক আৰু পৰ্যায়ক্ৰমে ইয়াৰ পৰিমাণ বঢ়াই যাব।
- পানীৰ পি. এইচ (pH) ৭.০ - ৮.০ ভিতৰত ৰাখিবলৈ মাহিলি চূণ দিয়াৰ ব্যৱস্থা কৰক।
- পুখুৰীত অতিৰিক্ত গ্ৰাহকাৰ্প মাছ দিয়াৰ ব্যৱস্থা কৰক যাতে গ্ৰাহকাৰ্পৰ মল মিছামাছৰ খাদ্য হিচাপে ব্যৱহাৰ হয়।

- নিয়মিত সন্ধিয়া পরিপূরক খাদ্য প্রয়োগের উপরিও মুগ্গীর নাড়ী ভূক গরম পানীত উত্তলাই মাজে সময়ে পুখুরীত প্রয়োগ করিব পাবে। পঁচা মৰা বস্তু মিছামাছৰ প্ৰিয় খাদ্য।
- এম'নিয়াৰ পৰিমাণ কম কৰিবলৈ আৰু উৎকৃষ্টমানৰ বেঞ্চেৰিয়া সৃষ্টি কৰিবলৈ প্ৰতি দুবিষা পানী কালিৰ পুখুৰীত ৪০০ গ্ৰাম প্ৰ'বায়টিক আৰু ২ কিলোগ্ৰাম গুৰু পানীত মিহলাই প্রয়োগ কৰিবলাগে।

## বানপানীৰ ফলত ক্ষতিগ্রস্থ হোৱা মীন পালকসকলৰ জ্ঞাতাৰ্থে কিছু দিহা

ড° প্ৰতীজ্ঞাতি শৰ্মা

- পুখুৰীৰ পাৰৱোৰ মেৰামতি কৰিব অথবা জাল, বাঁহৰ বেৰ আদিৰে বেৰি পুখুৰীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰক।
- বানপানীৰ ধলত সোমোৱা জলজ অপত্তণ আঁতৰ কৰক।
- পুখুৰীত সোমোৱা মাছ ভক্ষী মাছ, সাপ কেকোৱা আদি আঁতৰ কৰক।
- প্ৰদুষিত পানী সোমোৱাৰ বাবে পুখুৰীটোত প্ৰতি বিঘাত ৩৩ - ৪০ কিঃগ্রাম হিচাবত লিচিং পাউদাৰ প্রয়োগ কৰক।
- চূণ অথবা লিচিং পাউদাৰ প্রয়োগৰ ৭ - ১০ দিনৰ পাছত পুখুৰীটোৰ প্ৰতি বিঘা পানী কালিত ৮০০-১০০০ টা হিচাবত কিছু ডাঙৰ আকাৰৰ বিভিন্ন প্ৰজাতি মাছৰ পোনা মেলি দিয়ক।
- পোনা মেলা পিছদিনৰ পৰা চাউলৰ মল, খলিহৈ ইত্যাদি খাদ্য যোগান ধৰক।
- পুখুৰীৰ পানীত প্ৰতি মাহে ৫-৭ কিঃগ্রাম চূণ (আগদিনাই তিয়াই থোৱা) প্রয়োগ কৰক।
- মাছৰ ঘাঁ লগা বোগ পতিৰোধৰ বাবে চূণৰ সৈতে ১০:১ অনুপাতে হালধি প্রয়োগ কৰক।

## বায়ঁফ্লক প্ৰযুক্তিৰে মাছ পালন কৰিবলৈ কি কি দিশত গুৰুত্ব দিব লাগে ?

ড° সংঘৰ্ষ কুমাৰ শৰ্মা

### স্থান নিৰ্বাচনঃ

বায়ঁফ্লকৰ বাবে ঘৰৰ চৌহদৰে মুকলি ঠাই, চাদৰ ওপৰৰ অথবা চাৰিওফালে বেৰ থকা ওখ ঠাই নিৰ্বাচন কৰিব লাগে। স্থান নিৰ্বাচন কৰোতে নিয়মিত বিদ্যুৎ যোগান আৰু পানীৰ সুলভ উৎস বিবেচনা কৰিব লাগে। যদি ঠাইখিনি ভৱিষ্যতে ব্যৱহাৰৰ প্রয়োজন নহয় তেন্তে পকী জলাধাৰ আৰু প্ৰয়োজন হ'লে টাপুলিনেৰে ৫-৬ বছৰৰ বাবে জলাধাৰ নিৰ্মাণ কৰা হয়।

### মাছৰ প্ৰজাতিঃ

বায়ঁফ্লক পদ্ধতিৰ বাবে অধিক ঘনত্বত থাকিব পৰা উচ্চ চাহিদাযুক্ত ভাল বজাৰ মূল্যৰ মাছ নিৰ্বাচন কৰিব লাগে। কম সময়ৰ ভিতৰত (৩-৫ মাহ) বজাৰ উপযোগী হোৱা মাছ যেনে কাৰৈ, মাওৰ, শিঙৰী, পাভ, টিলাপিয়া আদি মাছ বায়ঁফ্লক প্ৰযুক্তিৰ বাবে নিৰ্বাচন কৰিব লাগে। প্ৰতি ১০০০ লিটাৰ জলাধাৰত প্ৰজাতিভেদে প্ৰায় ১০০০-১৫০০ মাছৰ পোনা পালন কৰিব পাৰি।

### পানীৰ উৎসঃ

বায়ঁফ্লকৰ বাবে পানী আয়ৰণমুক্ত হোৱাটো নিতান্তই প্ৰয়োজনীয়। যদি কিবা কাৰিকৰী কাৰণত পানীত এম'নিয়াৰ পৰিমাণ বাঢ়ে তেন্তে পানীখিনি সলনি কৰিব লাগে। বায়ঁফ্লকৰ পানী যথেষ্ট পুষ্টিকাৰক বাবে এইবোৰ শাক-পাচলিৰ বাগিছাতো ব্যৱহাৰ কৰিব পাৰি।

## সংমিশ্রিত মীন পালন পদ্ধতি

শ্ৰীমতী কংকনা দাস

খাদ্যাভাস আৰু খাদ্যস্থানৰ ভিন্নতা অনুসৰি বিভিন্ন সঙ্গত প্ৰজাতিৰ মাছ নিয়ন্ত্ৰিত নিৰিখত একেটা পুখুৰীত পালন কৰা পদ্ধতিকেই সংমিশ্রিত মীনপালন পদ্ধতি কোৱা হয়। পুখুৰীৰ উদ্ব্ৰ, মধ্য আৰু নিম্ন স্তৰৰ খাদ্য প্ৰাচুৰ্যতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি মাছৰ উৎপাদন কৰাটোৱেই এই পদ্ধতিৰ মূল উদ্দেশ্য।

## পানীৰ গুণাগুণৰ অনুকুল পৰিসৰঃ

উষ্ণতা	ঃ ২৬° - ৩২° চেঃ
পি. এইচ	ঃ ৬.৫ - ৭.৫
মুঠ ক্ষাৰকতা	ঃ ৭৫ - ১৫০ পি.পি. এম
দ্বৰীভূত অপ্লজান	ঃ ৫-১০ পি.পি. এম
মুক্ত এঙ্গাৰ	ঃ ০.১ - ১.০ পি.পি. এম
কঠিনতা	ঃ ২০ পি.পি. এমতকৈ বেছি

## পুখুৰীৰ প্ৰস্তুতিঃ

- জানুৱাৰী - ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই ল'ব লাগে।
- তাৰ পিছত প্ৰতি বিঘাত বছৰি ৬০ - ৭০ কিঃগ্রাম হাৰত কৃষি ব্যৱহৃত চূণ পুখুৰীৰ তলিত চতিয়াই দিব লাগে।
- চূণ প্ৰয়োগৰ ৭ দিন পিছত পুখুৰীত পানী জমা কৰি প্ৰতি বিঘাত বছৰি ১২০০-১৪০০ কিঃগ্রাম হাৰত গৰুৰ গোৱৰ (জৈৱিক সাৰ) প্ৰয়োগ কৰিব লাগে।
- সাৰ প্ৰয়োগৰ ১৫ দিনৰ পিছত পুখুৰীটো মাছ পোনা মেলাৰ বাবে প্ৰস্তুত হৈ উঠে। এই পদ্ধতিত প্ৰতি বিঘাত সৰ্বমুঠ ৭০০-৮০০টা মাছপোনা (ফিংগাৰলিংঃ কমেও ৫০ গ্ৰাম ওজনৰ অথবা ৪-৫ইঞ্চি দীঘল) মেলিব লাগে।
- এই সংমিশ্ৰণ পদ্ধতিত বিভিন্ন অনুপাতত মাছৰ পোনা মেলিব পাৰি ; উদাহৰণস্বৰূপে চিলভাৰ কাৰ্প (২০%), বাহ (১৫%), বৌ (১৫%), গ্ৰাচকাৰ্প (১০%), মিৰিকা (২০%), কমন কাৰ্প (২০%) দিব পাৰি।
- ইয়াৰ লগে লগে মাছক সুষম আহাৰ যোগান ধৰিব লাগে। মাৰ্চ-এপ্ৰিল মাহৰ পৰা ০.২৮ কিঃগ্রাম প্ৰতি দিনে প্ৰতি বিঘা পুখুৰীত ক্ৰমান্বয়ে বঢ়াই জানুৱাৰী-ফেব্ৰুৱাৰী মাহলৈ মুঠতে ১.১২ কিঃগ্রাম প্ৰতি দিনে প্ৰতি বিঘা পুখুৰীত খাদ্য দিব লাগে।

## মাছৰ পোনা সৰবৰাহ কৰা সময়ত ল'ব লগা সাৰধনতাৰ দিশ

ড° কমল শৰ্মা

- বিভিন্ন প্ৰকাৰৰ মাছৰ পোনা সাধাৰণতে উৎপাদনস্থলীৰ পৰা অন্য ঠাইলৈ সৰবৰাহ কৰা হয়।
- মাছৰ পোনা সৰবৰাহ কৰোতে কম অক্সিজেনৰ পৰিমাণৰ মাত্ৰা হ্ৰাস, পানীৰ গুণাগুণ তথা অধিক মাত্ৰাত ক্লুঁ বিগ অথবা এম'নিয়াৰ পৰিমাণ বেছি হোৱাত মৃত্যুৰ হাৰ বাঢ়িৰ পাৰে। সেইবাবে তলত উল্লেখিত সাৰধনতা সমূহ লব লাগে।
  - ঈ ভাল গুণাগুণসম্পন্ন মাছৰ পোনাহে সৰবৰাহ কৰিব লাগে।
  - ঈ সৰবৰাহ কৰা দুৰত্ব বেছি হ'লে মাছৰ পোনাসমূহে কষ্ট পায়।
  - ঈ তিনিদিন বয়সীয়া মাছৰ পোনা প্লাষ্টিকৰ মোনা ভিতৰত সৰবৰাহ কৰিব লাগে আৰু অক্সিজেনৰ মাত্ৰা বেছি থাকিব লাগে।
  - ঈ বেছি মাত্ৰাৰ মাছৰ পোনা সৰবৰাহ কৰিবলৈ সাধাৰণতে হাপা, প্লাষ্টিকৰ মোনা অথবা চিমেণ্টৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে।
  - ঈ সৰবৰাহ কৰাৰ সময়ত আগদিনাৰ পৰা খাদ্য যোগান ধৰিব নালাগে।
  - ঈ মন কৰিবলগীয়া কথা যে সৰবৰাহ কৰাৰ সময়ত মাছৰ পোনাই মল ত্যাগ কৰি পানীৰ গুণাগুণ নষ্ট কৰিব পাৰে। সেইবাবে পাত্ৰ সমূহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰি থ'ব লাগে।
  - ঈ নিৰ্দিষ্ট ঠাই পোৱাৰ লগে পাত্ৰসমূহ খুলি পেলাৰ নালাগে।
  - ঈ কিছুসময় অৰ্থাৎ ২০-৩০ মিনিট, পুখুৰীৰ পানীৰ ওপৰত থোৱাৰ ব্যৱস্থা কৰিব লাগে।
  - ঈ এই সময়ৰ পিচত মাছৰ পোনাসমূহ লাহে লাহে পুখুৰীত মেলি দিব লাগে।

## সমন্বিত গাহৰি আৰু মাছ পালন

ড° যোগীৱাজ বৰা  
ডাঃ ৰাজজ্যোতি দেকা

সমন্বিত মীন পাম বুলিলে একক ঠাইৰ পৰা একে সময়তে মাছ পালনৰ লগত কৃষি আৰু পশুপালনৰ সমন্বয় ঘটাই কৰ খৰচতে বহুমূল্কী উৎপাদন কাৰ্য্যকে বুজায়। সমন্বিত মীন পালন পদ্ধতি সমূহৰ ভিতৰত গাহৰি আৰু মাছ পালন এবিধি অতি লাভজনক আৰু সহজ ব্যৱসায়, কিয়নো একে সময়তে মাছ আৰু গাহৰি উৎপাদন কৰিব পাৰি, দুয়োখন পামৰ বাবে আচুতীয়া ঠাইৰ প্ৰয়োজন নহয়, মাছৰ বাবে খাদ্য আৰু সাৰৰ খৰচ কমি যায় আৰু আয় দুগুণ বৃদ্ধি পায়।

- গাহৰিৰ গড়াল পৰোক্ষ অথবা প্রত্যক্ষ পদ্ধতিৰে মাছৰ পুখুৰীৰ কাষতে সাজিব লাগে যাতে গাহৰিৰ মল অতি সহজে পুখুৰীত দিব পাৰি।
- এক বিঘাৰ এটা পুখুৰীৰ বাবে ৪-৫ টা দুমহীয়া গাহৰিৰ পোৱালীৰ প্ৰয়োজন হয়।
- উন্নতমানৰ বা বৰ্ণসংকৰ গাহৰিহে পুঁতিৰ লাগে।
- গাহৰিবিলাকক উন্নত মানৰ সুযম খাদ্য তথা ঘৰৰে উৎপাদিত থলুৱা খাদ্য যোগান ধৰিব লাগে।
- পুখুৰী আয়তাকাৰ আৰু ২.৫-৩.৫ বিঘা মানৰ হ'লে ভাল হয়।
- পুখুৰীত জলজ অপত্তণ যেনে পানী মেটেকা, পুণী, ভেটফুল ইত্যাদি থাকিলে পৰিস্কাৰ কৰিলৰ লাগে।
- অলাগতিয়াল আৰু মাংসহাৰী মাছ সমন্বিত পুখুৰীৰ পৰা সম্পূর্ণৰূপে উঠাই পেলাব লাগে।
- পুখুৰীৰ মাটি আৰু পানীৰ ওপৰত নিৰ্ভৰ কৰি একবিঘা পানীৰ কালিত ৫৪ কিঃগ্রাম চূণ প্ৰয়োগ কৰিব পাৰি।
- চূণ প্ৰয়োগ কৰাৰ ৭-১০ দিনৰ পিচত গাহৰিৰ গোৱৰ দিব লাগে।
- চূণ আৰু গোৱৰ প্ৰয়োগৰ ১৫-২০ দিনৰ পিচত মাছৰ পোনা মেলিব লাগে।
- পুখুৰীৰ উপৰিভাগত বৰ্ণীণ চামনি বাঞ্ছিলে, অলপ দিনলৈ গাহৰিৰ গোৱৰ দিয়োতো বন্ধ কৰিব লাগে।
- প্ৰতিবিঘা পুখুৰীৰ বাবে ১০০০ টা মান মাছ যেনে - ৰৌ (২০%), ভকুৱা (২০%), মিৰিকা (১৫%), ছিলভাৰ কাৰ্প (২০%), গ্রাচকাৰ্প (১০%) আৰু কমন কাৰ্পৰ (১৫%) পোনা মেলিব পাৰি।
- এই পদ্ধতিত গাহৰিৰ গোৱৰেই মাছৰ খাদ্য হয় যদিও গ্রাচকাৰ্পৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ঘাঁত, কলপাত আদি যোগান ধৰিব লাগে।
- প্ৰতিমাহে কমেও এবাৰ পুখুৰীত জাল মাৰি মাছৰ বৃদ্ধি আৰু স্বাস্থ্যৰ বুজ ল'ব লাগে।
- পুখুৰীৰ মাছবোৰক ১২ মাহ মান পালন কৰাৰ পিচত জাল মাৰি ধৰাৰ ব্যৱস্থা কৰিব লাগে।
- গাহৰিৰ ওজন ৭০ কি.গ্ৰা. বা তাতোতকৈ বেছিহ'লে বিক্ৰী কৰি পুনৰ নতুন পোৱালী ৰখাৰ ব্যৱস্থা কৰিব লাগে।

## কাৰ্প মাছৰ উন্নত সঁচৰ বীজ উৎপাদন পদ্ধতি

শ্ৰী অসীম কুমাৰ বৰা

আমাৰ অসম তথা সমগ্ৰ ভাৰতবৰ্যত কাৰ্প জাতীয় মাছে মীন উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। এই প্ৰজাতিৰ মাছবোৰৰ বজাৰ চাহিদা যথেষ্ট ভাল আৰু মৎস্য পালক সকলে এই প্ৰজাতিৰ মাছ প্ৰতিপালন কৰি যথেষ্ট লাভৱান হোৱা দেখা যায়। মৎস্যপালক সকলে পালন কৰি ভাল পোৱা কাৰ্পজাতীয় মাছবোৰ হৈছে ৰৌ, বাঙ, মিৰিকা, মালি, গ্রাচকাৰ্প, চিলভাৰ কাৰ্প, পুঁঠি, বাট', কুড়ি ইত্যাদি উল্লেখযোগ্য।

আমাৰ ভাৰতবৰ্যত কাৰ্প জাতীয় মাছৰ আৱিষ্ট প্ৰজনন ১৯৫৭ চনত ওড়িছাৰা বাজ্যৰ অংগুল নামে টাইত অৱস্থিত মীন পামত বিখ্যাত মৎস্য বৈজ্ঞানিক ডাঃ হিৰালাল চৌধুৰী আৰু ডাঃ কে এইচ আলিকুন্থিয়ে পোন প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পাদন কৰাৰ পিছতেই আমাৰ দেশৰ বিভিন্ন ঠাইত এই কৌশল / প্ৰযুক্তি ব্যৱহাৰ কৰি মীন পোনা উৎপাদন প্ৰক্ৰিয়াই ব্যৱসায়ীক প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হয় আৰু মাছৰ জল সংৰক্ষণ উদ্যোগ স্বীকৃত মৰ্যাদাৰে ঠন ধৰি উঠিবলৈ সক্ষম হয়।

উন্নত মানৰ পোনা উৎপাদনৰ বিভিন্ন কাৰিকৰী দিশসমূহ তলত আলোকপাত কৰা হ'লঃ

প্ৰজননক্ষম মাছৰ পৰিচাৰ্য্যা ও প্ৰতিপালনঃ

- প্ৰজননক্ষম মাছৰ বীজ সংগ্ৰহ সদায় চৰকাৰী ভাৱে স্বীকৃত প্ৰকৃত উৎসৰ পৰা সংগ্ৰহ কৰিব লাগে।

- উন্নতমানৰ মীন পোনা উৎপাদনৰ বাবে আৰিষ্ট প্ৰজননৰ বাবে নিৰ্বাচিত কৰা মাছবোৰ স্বাস্থ্যৰান হোৱাৰ উপৰিও  
সিহঁতৰ বয়সনুণ্যতম ২ বছৰ হ'বলাগে।
- যিটো পুখুৰীত উক্ত প্ৰজননক্ষম মাছবোৰ প্ৰতিপালন কৰা হয়, সেই পুখুৰীটো চাফা হোৱাৰ উপৰিও আগুলাই জাতীয়  
পৰজীৱি প্ৰাণীৰ পৰা বক্ষা কৰিবাখিব লাগে।
- সাধাৰণতে ৰৌ, বা঳, মিৰিকা (১.৫ - ৪ কিঃ গ্রাঃ) আৰু গ্ৰাছ কাৰ্প, চিলভাৰ কাৰ্প (২ - ৫ কিঃ গ্রাঃ) ওজনৰ মাছক  
প্ৰজননৰ বাবে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

### **প্ৰজননক্ষম মাছ প্ৰতিপালন পুখুৰীৰ পানীৰ গুণাগুণ :**

পানীৰ গুণাগুণ যেনে দ্বাৰীভূত অন্নজান : ৩ - ৮ পি.পি.এম, এলকালিনিটি বা ক্ষাৰ : ৮০ - ১৫০ পি.পি.এম, এমনিয়া : ০.৫ - ১.৫ পি.পি.এম., নাইট্ৰেট : ০.০২ - ০.০৫ পি.পি.এম, নাইট্ৰাইট (N<sub>O</sub>,N) : ০.০০২ - ০.০০২ পি.পি.এম, হার্দনেচৰা  
কঠিনতা : ৬০-১২০ পি.পি.এম, পি.এইচ : ৭ - ৮.৫, কাৰ্বন ডাই অক্সাইড : < ৮ পি.পি.এম, প্লাংকটনৰ ঘনত্ব : ৭২ মি.লি. / ৫০  
লিটাৰ পানী ইত্যাদি সঠিক মাত্ৰাত আছেনে নাই প্ৰত্যেক ১৫ দিনৰ মূৰত পৰীক্ষা কৰিব লাগে। পানীৰ গুণাগুণ পৰীক্ষা, পুখুৰীৰ  
পাৰতেই পানী সংগ্ৰহ কৰি ৰেদিমেট কিট (পানী গুণাগুণ পৰীক্ষণ যন্ত্ৰ) ব্যৱহাৰ কৰিও কৰিব পাৰি।

### **প্ৰজননক্ষম মাছ প্ৰতিপালন পুখুৰীত সাৰ প্ৰয়োগ :**

কেঁচা গোৱৰ ৫-৮ টন প্ৰতি হেক্টেক, চিংগল চুপাৰ ফচফেট ১০০-২৫০ কিঃ গ্রাঃ প্ৰতি হেক্টেক, ইউৱিয়া ৭৫-১০০ কিঃ গ্রাঃ  
প্ৰতি হেক্টেক আৰু পটাছ ৫০ কিঃ গ্রাঃ প্ৰতি হেক্টেকত প্ৰয়োগ কৰিব লাগে। প্ৰথম কিস্তিত মুঠ অংশৰ ১/৪ ভাগ আৰু বাকী থকা  
অংশখিনি ভগাইল বলাগে।

### **চূণ প্ৰয়োগ :**

সাধাৰণতে পুখুৰীটোত পানীৰ পি.এইচ - ৭.৫-৮.৫ আৰু এলকালিনিটি বা ক্ষাৰ : ৮০ - ১৫০ পি.পি.এম ব ভিতৰত  
নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। যদি পানীৰ পি এইচ ৭ তকৈ কম আৰু এলকালিনিটি ৮০ পি.পি.এম তকৈ কম হয় তেন্তে প্ৰতি  
হেক্টেকত ২০০ কি.গ্ৰা. চূণ প্ৰয়োগ কৰিব লাগে। চূণখিনি পানীত গলাই জুলীয়া কৰি এলুমিনিয়ামৰ হান্দিত ৰাখি বা বাল্টিত লৈ  
সমভাৱে পুখুৰীৰ পানীৰ উপৰিভাগত সিঁচি দিব লাগে।

### **প্ৰজননৰ বাবে ব্যৱহৃত প্ৰজননক্ষম মাছ সংগ্ৰহ আৰু ইয়াৰ তথ্য-পাতি সংৰক্ষণ :**

প্ৰজননক্ষম মাছ সংগ্ৰহ কৰোতে নিম্ন উল্লেখিত তথ্য সমূহ ভালদৰে লিখি থ'ব লাগে।

- মাছ সংগ্ৰহ উৎস
- মাছৰ বয়স
- মাছবিধ প্ৰাকৃতিক উৎসৰ নে মীন পামৰ
- প্ৰজননক্ষম মাছৰ ওজন।

- |                          |  |
|--------------------------|--|
| <input type="checkbox"/> | সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটীৰ তৰফৰ পৰা অহা অক্ষোৰ মাহৰ পৰা বিজ্ঞানসম্বন্ধ<br>দুঃঃপালন , গাহৰি পালন, হাঙঁ-কুকুৰা পালন আৰু ছাগলী পালনৰ ৩/৫/৭ দিনীয়া প্ৰশিক্ষণৰ (মাচুল সহ) ব্যৱস্থা কৰা হৈছে।<br>ইয়াৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে নিজস্ব ২০-৩০ জনীয়া গোট সহ - ৭০৮৬৭৯৫৯১৬, ৯৮৬৪০ ৮৮৫৮৫, ৯৭৭৪৮৪২৮৭৬নম্বৰত<br>আগতীয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। |
| <input type="checkbox"/> | পশুপালক তথা মৎস্যপালক সকলো তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা তথা সফলতাৰ কাহিনী “পশুপালন দিহা”ৰ যোগেদি<br>সংক্ষিপ্ত লিখনিৰে কৃষক ৰাইজৰ বাবে আগবঢ়াবলৈ ইয়াৰ দ্বাৰাই অনুৰোধ জনোৱা হৈছে।  |

সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত “পশুপালন দিহা”ৰ

### **সম্পাদনা সমিতি :**

মুখ্য সম্পাদক : ড° অতুল বৰগোঁহাই , সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী।

সম্পাদক : ড° যোগ দেৱ মহন্ত, যুটীয়া সম্পাদক : ড° বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য, ড° নৱনীল বৰুৱা , ড° যোগীৰাজ বৰা

সহযোগী সম্পাদক : ড° বিকাশ বৰঠাকুৰ, ড° ৰাজেজ্যাতি ডেকা, ড° দীপক কুমাৰ শৰ্মা, কৃষক প্ৰতিনিধি : শ্ৰী বৰ্ণলী শৰ্মা বৰুৱা